

16. এটা বস্তুৰ কালি উলিওৱা যাৰ কৰ্ণ দুড়ালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ। কালিৰ পৰিমাণ বৰ্গ চেন্টিমিটাৰত লিখিব।
17. এটা বস্তুৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 চে মি আৰু উন্নতি 8 চে মি। যদি ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 চে মি হয়, আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰা।
18. এটা বস্তুৰ কালি 56 বৰ্গ মিটাৰ। ইয়াৰ পৰিসীমা 32 মি হ'লৈ উচ্চতা কিমান হ'ব উলিওৱা।
19. এটা বস্তুৰ কৰ্ণ 6 মিটাৰ, ইয়াৰ কালি 24 বৰ্গ মিটাৰ হ'লৈ বাকীটো কৰ্ণৰ দীঘ কিমান হ'ব?
20. এটা সামান্তৰিকৰ কালি 15 বৰ্গ চে মি, ভূমি 5 চে মি হ'লৈ উচ্চতা কিমান?

11.5 বৃত্তৰ পৰিধি :

বৃত্তৰ নমুনা হিচাপে খাক এপাত লৈ খাকপাতৰ এটা অংশত দাগ এটা দি লোৱা। এতিয়া এডাল সূতাৰে খাকপাতৰ দাগ দিয়া অংশৰ পৰা চাৰিওফালে মেৰিয়াই পুনৰ দাগ দিয়া অংশলৈ জোখ লোৱা। জোখমতে সূতাডাল কাটি লোৱা। খাকপাতৰ জোখ ক্ষেলেৰে ল'ব নোৱাৰা কিন্তু সূতাডালৰ জোখ ক্ষেলেৰে ল'ব পাৰিব।

এতিয়া কাগজ এখনৰ ওপৰতো এটা দাগ দিয়া।

কাগজখনৰ দাগটোৰ ওপৰত খাকপাতৰ দাগটো মিলাই লৈ কাগজৰ ওপৰেৰে সৰল বৈধিক পথেৰে খাকপাত ঘূৰাই লৈ যোৱা আৰু খাকপাতৰ বিন্দুটোৱে পুনৰ কাগজখন স্পৰ্শ কৰিবলৈ দিয়া আৰু কাগজৰ সেই বিশেষ স্পৰ্শ কৰা বিন্দুটোত এটা দাগ দিয়া।

এতিয়া সৰলবৈধিক পথটোৰ দুটা বিন্দুৰ মাজৰ দূৰত্ব ক্ষেলেৰে জোখ। দেখিবা যে আগতে খাকপাতৰ চাৰিওফালে মেৰিওৱা সূতাডালৰ জোখ আৰু কাগজখনৰ বিন্দু দুটাৰ মাজৰ বেথাখণ্ডৰ দূৰত্ব সমান। এই জোখেই খাকপাতৰ পৰিধি।

খাকৰ সলনি বিভিন্ন মুদ্রা লৈও তোমালোকে একেটা পৰীক্ষা কৰি চাব পাৰা।

ডাঠ কাগজত কম্পাচৰ সহায়ত নিৰ্দিষ্ট ব্যাসাৰ্ধেৰে বৃত্ত এটা আঁকি বৃত্তাকৃতি ক্ষেত্ৰখন কাটি উলিওৱা। ক্ষেত্ৰটোৰ কাষত চিয়াহীৰে দাগ এটা দিয়া। আৰু খাকৰ চাৰিওফালে সূতা মেৰিওৱাৰ দৰে ক্ষেত্ৰটোৰ চাৰিওফালেও সূতা এডালেৰে মেৰিয়াই (দাগৰ পৰা দাগলৈ) টুকুৰাটো কাটি উলিওৱা।

কাৰ্য : 3.5 চে মি ব্যাসাৰ্ধৰ বৃত্ত এটা আঁকি ক্ষেত্ৰখন কাটি উলিওৱা। এতিয়া পৰিধি আৰু ব্যাসৰ অনুপাত নিৰ্ণয় কৰা। তোমালোকে ডাঠ কাগজৰ কিছুমান বৃত্তক্ষেত্ৰ কাটি উলিয়াই ব্যাসাৰ্ধ আৰু পৰিধিৰ জোখ উলিওৱা আৰু সিপিটিৰ তালিকাখন পূৰ কৰা।



পৰিধিৰ জোখ
চিৰ 11.15



চিৰ 11.16

ব্যাসার্ধ	ব্যাস	পরিধি	পরিধি ÷ ব্যাস
২১.৫ মি	৪৩ মি		
১০.৫ মি	২১ মি		

তালিকাখন সম্পূর্ণ করার পিছত কি সিদ্ধান্তত আহিলা থাক? দেখিলা যে পরিধি আৰু ব্যাসৰ অনুপাত প্রত্যেকবাবতেই প্রায় একেই হৈছে। প্রতিবাবতে লক্ষ্য কৰাচোন পরিধিৰ জোখ ব্যাসৰ জোখৰ তিনি গুণতকৈ অলপ বেছি হৈছে।

প্রত্যেকবাবতেই পরিধি আৰু ব্যাসৰ অনুপাতৰ মান প্রায় একে পোৱা গৈছে। ইয়াক এটা ধৰক বাশি π (গ্ৰীক ভাষাৰ এটা বৰ্ণ) বে সূচিত কৰা হয়।

$$\text{অর্থাৎ } \frac{\text{পরিধি}}{\text{ব্যাস}} = \pi \text{ বুলি লিখা হয়।} (\pi \text{ক পাই বুলি পঢ়া হয়})$$

π ৰ মান মোটামুটিভাৱে $\frac{22}{7}$ বা 3.14 বুলি ধৰা হয়। পৰিধিক c (circumference), ব্যাসক d (diameter)ৰে সূচিত কৰিলে

$$\frac{c}{d} = \pi \text{ (তালিকাখনলৈ মন কৰা)}$$

$$\text{বা } c = d\pi$$

$$\text{বা } c = 2r\pi \text{ (ব্যাসৰ আধা ব্যাসার্ধ)} \text{ বা } c = 2\pi r \text{ পোৱা যায়।}$$

কাৰ্য :

দুপাত বেলেগ বেলেগ জোখৰ থাক লোৱা আৰু থাক দুপাতৰ যিকোনো অংশত দুটা দাগ দিয়া। এতিয়া থাক দুপাত কাগজ এখনৰ ওপৰত বাখি দাগ দিয়া স্থানৰ পৰা ঘূৰাই দিলে দেখিবা যে এপাক সম্পূর্ণ ঘূৰোতে বেছি ব্যাসার্ধৰ থাকডাললে কম ব্যাসার্ধৰ থাকডালতকৈ বেছি দূৰত্ব অতিক্ৰম কৰিছে। এই অতিক্ৰম কৰা দূৰত্ব দুটাই হ'ল থাক দুডালৰ পৰিধি।

উদাহৰণ 6 : 10.5 চে মি ব্যাসার্ধৰ বৃত্ত এটাৰ পৰিধি নিৰ্গত কৰা

$$\text{সমাধান : } \text{ব্যাসার্ধ} = r = 10.5 \text{ চে মি}$$

$$= \frac{105}{10} \text{ চে মি}$$

$$= \frac{21}{2} \text{ চে মি}$$

$$\text{বৃত্তৰ পৰিধি, } c = 2\pi r$$

$$= 2 \times \frac{22}{7} \times \frac{21}{2} \text{ চে মি} = 66 \text{ চে মি}$$

উদাহৰণ 7 : বৃত্তাকৃতি ক্ষেত্ৰ এটাৰ পৰিধি 154 চেমি হ'লে ইয়াৰ ব্যাস উলিওৱা। ($\pi = \frac{22}{7}$)

সমাধানঃ $c = 154$ চে মি

আমি জানো

$$c = 2\pi r$$

$$\text{বা } c = 2r\pi$$


$$\text{বা } c = d\pi$$

$$\therefore d = \frac{c}{\pi}$$

$$\text{বা } d = 154 \text{ চে মি} \div \frac{22}{7} = 154 \text{ চে মি} \times \frac{7}{22} \\ = 49 \text{ চে মি}$$

অনুশীলনী- 11.2

- তলত দিয়া ব্যাস ঘৰহাৰ কৰি বৃত্তবোৰৰ পৰিধি উলিওৱা ($\pi = \frac{22}{7}$)
 - 28 চে মি
 - 56 মি মি
 - 42 চে মি
- 14 মিটাৰ ব্যাসার্ধৰ বৃত্তাকৃতি বাগিচা এখনত কাঁটাত্তাৰৰ বেৰ (fence) দিবলৈ কিমান দৈৰ্ঘ্যৰ তাৰৰ প্রয়োজন হ'ব? প্রতিমিটাৰ কাঁটাত্তাৰৰ দাম 55.00 টকা হ'লে বাগিচাখন রেৰোতে কিমান খৰচ পৰিব? ($\pi = \frac{22}{7}$)
- কাষৰ চিৰত দিয়া জোখমতে অৰ্ধাৰ্থৰ বৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা নিৰ্ণয় কৰা।
- গাড়ীৰ চকা এটাৰ ব্যাস 70 চে মি। গাড়ীখনে 33 কিমি অতিক্ৰম কৰিলে চকাটোৱে কিমান পাক ঘূৰিব লাগিব। ($\pi = \frac{22}{7}$)
- এটা বৃত্তৰ ব্যাসার্ধ 84 চে মি আৰু আন এটা বৃত্তৰ ব্যাসার্ধ 91 চে মি। দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নিৰ্ণয় কৰা।
- এটা বৰ্গৰ বাহুৰ দীঘ 3 মিটাৰ আৰু এটা বৃত্তৰ ব্যাসার্ধ 7 মিটাৰ। বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পাৰ্থক্য কিমান মিটাৰ হ'ব?
- কণিমাটি 44 চে মি দৈৰ্ঘ্যৰ তাৰ এডাল লৈছিল আৰু ইয়াক বৃত্ত আকৃতিত ভাঁজ দিছিল। বৃত্তটোৰ ব্যাস কিমান চে মি হ'ব? একেডাল তাৰেৰে যদি এটা বৰ্গৰ আকৃতিত ভাঁজ দিয়া হয় তেন্তে বৰ্গটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? ($\pi = \frac{22}{7}$ ধৰিবা)



৪. এখন গাড়ীৰ চকাৰ ব্যাস 98 চে মি। চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব নিৰ্ণয় কৰা।
৫. বৃত্তাকৃতি বাগিচা এখনৰ চাৰিওপিনে জেওৰা দিওঁতে মুঠতে 2640 টকা খৰচ হ'ল। প্রতি মিটাৰ জেওৰাৰ খৰচ 28 টকা হ'লৈ বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব?
৬. 10 চে মি ব্যাসাৰ্ধৰ কাগজ এটুকুৰাৰ পৰা 4 চেমি ব্যাসাৰ্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হ'ল। কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্ৰথম কাগজ টুকুৰাৰ পৰিধিতকৈ কিমান সক?


11.6 বৃত্তৰ কালি (Area of a Circle) :

বৃত্তৰ কালি নিৰ্ণয়ৰ কাৰণে আমি লেখ কাগজ ব্যৱহাৰ কৰিব পাৰো। (প্ৰথম পদ্ধতি
লেখ কাগজত বৃত্তৰ ব্যাসাৰ্ধ $r = 4.5$ চে মি লৈ এটা বৃত্ত আঁকা। (চিত্ৰ 11. ১ দেখুওৱা ধৰণেৰে)।
বৃত্তৰ ভিতৰত থকা একক বৰ্গৰ সংখ্যা গণি লোৱা।

যদি বৃত্তটোৰ ভিতৰত থকা বৰ্গটো $\frac{1}{2}$ ৰ সমান বা বেছি

হয় তেন্তে এক বুলি ধৰা আৰু বৰ্গৰ আধাতকৈ কম হ'লৈ
উপেক্ষা কৰা।


এনেকৈয়ে আগুৱা বৰ্গৰ সংখ্যা গণনা কৰি কালি উলিয়াৰ
পাৰি। এই পদ্ধতিত আমি মোটামুটিভাৱে বৃত্তৰ কালি
উলিয়াৰ পাৰোঁ।




চিত্ৰ 11.17

11.6.1 বৃত্তৰ কালি উলিওৱা দ্বিতীয় পদ্ধতি :


তলত (চিত্ৰ 11.18 (i) ত) দেখুওৱাৰ দৰে বৃত্তটোক 24 টা সমান খণ্ডত ভাগ কৰা। চিত্ৰ (ii)ত দেখুওৱা
ধৰণেৰে খণ্ডোৰ বং কৰা। (বেছি ভাগ কৰিব পাৰিলে বেছি ভাল ফল পাবা)।



চিত্ৰ (i)



চিত্ৰ (ii)



চিত্ৰ (iii)

চিত্ৰ 11.18

প্ৰতিটো ভাগ অৰ্থাৎ একোটা বৃত্তাংশ একোটা সমাদিবাহু ত্ৰিভুজৰ দৰে যাৰ সমান বাহু দুটাৰ দৈৰ্ঘ্য বৃত্তটোৰ
ব্যাসাৰ্ধৰ সমান। এই দাগবোৰ কাটি উলিওৱাৰ পিছত চিত্ৰ (iii) ত দেখুওৱা দৰে এনেদৰে সজোৱা যাতে সিহাঁতৰ